

অসমীয়া লোক-সাহিত্যৰ অমূল্য সম্পদ বহুবঙ্গী  
গীতৰ সৃষ্টি, বিকাশ তথা সাম্প্রতিক সময়ৰ  
পৰিৱৰ্ত্তিত ক্ষেত্ৰ এক বিশ্লেষণাত্মক অধ্যয়ন

বিশ্ববিদ্যালয় অনুদান আয়োগ (NERO)ৰ দ্বাৰা  
মঞ্জুৰীপ্ৰাপ্ত আৰু অৰ্থ সাহায্যত  
সম্পন্ন কৰা ক্ষেত্ৰ গবেষণা  
প্ৰকল্প পত্ৰ

ৰাজা ৰাম ৰাভা  
সহকাৰী অধ্যাপক, অসমীয়া বিভাগ  
দুধনৈ মহাবিদ্যালয়  
দুধনৈ, গোৱালপাড়া, অসম  
২০১৫ ইং চন

# অসমীয়া লোক-সাহিত্যৰ অমূল্য সম্পদ বহুবঙ্গী গীতৰ সৃষ্টি, বিকাশ তথা সাম্প্রতিক সময়ৰ পৰিৱৰ্ত্তিত ক্ষেত্ৰ এক বিশ্লেষণাত্মক অধ্যয়ন

বিশ্ববিদ্যালয় অনুদান আয়োগ (NERO) ৰ দ্বাৰা  
মঙ্গুৰীপ্রাপ্ত আৰু অৰ্থ সাহায্যত  
সম্পন্ন কৰা ক্ষুদ্ৰ গবেষণা  
প্ৰকল্প পত্ৰ

ৰাজা ৰাম ৰাভা  
সহকাৰী অধ্যাপক, অসমীয়া বিভাগ  
দুধনৈ মহাবিদ্যালয়  
দুধনৈ, গোৱালপারা, অসম  
২০১৫ ইং চন

## পাতনি

অসমৰ এক উল্লেখযোগ্য জনগোষ্ঠী ৰাভা সকলৰ মাজত প্ৰচলিত বহুৰঙ্গী গীত- নৃত্য বৰ্তমান সময়ত যথেষ্ট সমাদৰ লাভ কৰা পৰিলক্ষিত হৈছে। এই বহুৰঙ্গী গীত-নৃত্যৰ সৃষ্টি, বিকাশ তথা সাম্প্রতিক সময়ৰ পৰিবৰ্ত্তিত ৰূপৰ ওপৰত এক বিজ্ঞানসম্মত বিশ্লেষণ দাঙি ধৰিবলৈ ক্ষুদ্ৰ গৱেষণা এটি হাতত লোৱা হৈছিল। এই গৱেষণাত বহুৰঙ্গী গীতৰ সৃষ্টি আৰু বিকাশ সম্পর্কে থকা বিভিন্ন কাহিনী তথা কিংবদন্তী সমূহৰ তুলনামূলক বিশ্লেষণ দাঙি ধৰি প্ৰকৃত সত্য উন্মোচন কৰিবলৈ প্ৰয়াস কৰা হৈছে।

ৰাভা সকলৰ মাজত (বিশেষকৈ পাতি ৰাভা সকলৰ মাজত) প্ৰচলিত এই বহুৰঙ্গী গীত-নৃত্যৰ যে আলোচনা হোৱা নাই, এনে নহয়। কিন্তু এই আলোচনাই পৰ্যাপ্ত নহয় বুলি আমাৰ ধাৰণা। সেয়েহে এই বিষয়টোকে বাচি লৈ এই গৱেষণাত বহুৰঙ্গী গীত সম্পর্কে কিছু নতুন দিশ উন্মোচন কৰিবলৈ চেষ্টা কৰা হৈছে।

আমাৰ এই অধ্যয়নৰ এক ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় মূল্যায়ন হ'ব বুলি ধাৰণা কৰিয়েই এই ক্ষুদ্ৰ গৱেষণাৰ কাম হাতত লোৱা হৈছিল। সেয়েহে, এই উদ্দেশ্যত গৱেষণা পত্ৰখনে গুৰুত্ব লাভ কৰিবলৈ সক্ষম হ'ব বুলি আশা ৰাখিছো। এই অধ্যয়নৰ বাবে আৱশ্যকীয় আলোচনী তথা কিতাপ পত্ৰ বিভিন্ন পুথিভৰালৰ পৰা লাভ কৰা হৈছে আৰু ক্ষেত্ৰ অধ্যয়নতো বহুতো সদাশয় ব্যক্তিৰ আন্তৰিক সহায়-সহযোগিতা লাভ কৰা হৈছে। বিশ্ববিদ্যালয় অনুদান আয়োগ (NERO) ৰ নীতি-নিৰ্দেশনা আৰু গৱেষণীয় নীতি-নিয়ম অনুসৰি এই গৱেষণা পত্ৰখন যথাযথভাৱে প্ৰস্তুত কৰি উলিওৱা হৈছে। আমাৰ এই কৰ্মই প্ৰসাৰ লাভ কৰক এয়ে কামনা কৰিলোঁ।

ৰাজা ৰাম ৰাভা

সহকাৰী অধ্যাপক, অসমীয়া বিভাগ,  
দুধনৈ মহাবিদ্যালয়, দুধনৈ

## কৃতজ্ঞতা স্বীকার

আমাৰ এই গবেষণা প্ৰকল্পৰ প্ৰাৰম্ভিক অৱস্থাৰ পৰা অন্তিম পৰ্যায়লৈকে দুধনৈ মহাবিদ্যালয়ৰ মাননীয় অধ্যক্ষ ডঃ গোপাল ফুকন মহাশয়ে বিভিন্ন দিশত বিশেষভাৱে সহায়-সহযোগ কৰাৰ বাবে প্ৰকল্প পত্ৰখনি বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত জমা দিবলৈ সক্ষম হৈছো। সেয়েহে তেখেতলৈ এই চেগতে আন্তৰিকতাৰে কৃতজ্ঞতা জনাইছোঁ।

আমাৰ এই গবেষণাৰ সময়ত দুধনৈ মহাবিদ্যালয় পুথিভৰাল, গুৱাহাটী বিশ্ববিদ্যালয়ৰ কৃষ্ণকান্ত সন্দিকৈ পুথিভৰাল আদিৰ বিভিন্ন কিতাপ-পত্ৰ, আলোচনী আদি অধ্যয়ন কৰাৰ সুযোগ লাভ কৰিছিলো। সেয়েহে পুথিভৰাল সমূহৰ সমূহ কৰ্মচাৰী আৰু বিষয়ালৈ কৃতজ্ঞতা জনাইছোঁ।

ক্ষেত্ৰ অধ্যয়নৰ সময়ত বহুতো সাংস্কৃতিক কৰ্মী, শিল্পী তথা গুণী-জ্ঞানী ব্যক্তিৰ সামৰিধ্য আৰু তেখেত সকলৰ সু-দিহা পৰামৰ্শ তথা সহায়-সহযোগ লাভ কৰিছিলো। তেখেত সকলোলৈও মই গভীৰ শ্ৰদ্ধা আৰু কৃতজ্ঞতা জনাইছোঁ।

আমাৰ এই গবেষণা প্ৰকল্প প্ৰস্তুত কৰোতে বহুবঙ্গী গীত-নৃত্য সম্পর্কে লিখা বিভিন্ন আলোচনী আৰু কিতাপ-পত্ৰ অধ্যয়ণ কৰিছিলো। এই চেগতে এই স্বনামধন্য লেখক আৰু পণ্ডিত সকলকো কৃতজ্ঞতা যাঁচিলো।

সদৌ শেষত দুধনৈ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মাননীয় ডঃ হৰকুমাৰ নাথ ছাৰ, ডঃ ৰজত ৰাভা ছাৰ আৰু শ্ৰীমতী ৰীণা বাইদেউলৈ তেখেতসকলৰ বিভিন্ন দিহা-পৰামৰ্শ আৰু সহযোগিতাৰ বাবে আন্তৰিক শলাগ লৈছোঁ।

ৰাজা ৰাম ৰাভা

সহকাৰী অধ্যাপক, অসমীয়া বিভাগ,  
দুধনৈ মহাবিদ্যালয়, দুধনৈ

# সূচীপত্র

পৃষ্ঠা

## প্রথম অধ্যায়

১.০ অরতৰণিকা-	২
১.১ ৰাভা জনগোষ্ঠীৰ ভৌগলিক অৱস্থিতি	২-৩

## দ্বিতীয় অধ্যায়

২.০ বহুৰঙ্গী গীত আৰু ইয়াৰ ভাষা	৫-৬
২.১ বহুৰঙ্গী গীতৰ সৃষ্টি আৰু বিকাশ	৬-১১
২.২ বহুৰঙ্গী গীতত সমাজ জীৱনৰ প্রতিচ্ছৰি	১১-২০
২.৩ বহুৰঙ্গী গীতৰ সাম্প্রতিক রূপ	২০-২২

## তৃতীয় অধ্যায়

৩.০ উপসংহাৰ	২৪
৩.১ সহায়ক গ্রন্থপঞ্জী	২৫
৩.২ বহুৰঙ্গী গীতত ব্যৱহৃত বাদ্যযন্ত্ৰৰ ফটো	২৬
৩.৩ বহুৰঙ্গী নৃত্যৰ ফটো	২৭

## প্রথম অধ্যায় :-

### ১.০ :- অরতৰণিকা :-

অসম এখন বিভিন্ন ভাষা-ভাষী, জনগোষ্ঠী-সংস্কৃতিৰ এক অপূৰ্ব মিলনক্ষেত্ৰ। অসমীয়া ভাষা-সাহিত্যৰ সমৃদ্ধিৰ এই বিভিন্ন ভাষা-গোষ্ঠীৰ এক উল্লেখনীয় অবদান অনন্বীকায়। এই বিভিন্ন ভাষা-গোষ্ঠী সমূহৰ বিভিন্ন লোকসাহিত্য সমূহে অসমীয়া ভাষা-সাহিত্য, সংস্কৃতিক কেৱল চহকী কৰাই নহয়, এক অন্যন্য মাত্ৰা প্ৰদান কৰিছে। বিভিন্ন জনগোষ্ঠীৰ এই লোকসাহিত্য সমূহ অতি প্ৰাচীন কালৰ পৰাই অশিক্ষিত চহা লোকৰ মুখে মুখে চলি আহিছে। ভাষা, সমাজ, স্থান আৰু সময়তেদে এই লোকসাহিত্য সমূহৰ ৰূপৰ কিছু তাৰতম্য থাকিলেও বহুক্ষেত্ৰত মূলভাৱৰ সাদৃশ্য লক্ষ্য কৰা যায়। এইক্ষেত্ৰত এই কথাষাৰ বিশেষভাৱে প্ৰণিধানযোগ্য, “লোক সাহিত্য লোক সাধাৰণৰ যুগান্তকাৰী জ্ঞান আৰু অভিজ্ঞতাৰ বহিঃপ্ৰকাশ। এই শ্ৰেণীৰ সাহিত্যৰ আদিম স্বষ্টিসকল আক্ৰিয়িকভাৱে অগ্ৰিমত আছিল বাবেই লোক সাহিত্য অলিখিত ৰূপত মুখ বাগৰি চলি আহিছে আৰু এনে মুখ বাগৰা হৰ্ভাৱৰ বাবেই স্থান, সমাজ আৰু সময়তেদে লোক-সাহিত্যৰ ৰূপৰ তাৰতম্য ঘটে। কিন্তু স্থান, সমাজ আৰু সময়ৰ ভিন্নতা থাকিলেও লোক সাহিত্যৰ মূলভাৱৰ সাদৃশ্য বহু পৰিমানে একে।”<sup>১</sup>

অসমৰ এক উল্লেখযোগ্য জনগোষ্ঠী ৰাভাসকলো লোক সাহিত্যৰ এক মেটমৰা সন্তাৰেৰে অসমীয়া লোক-সাহিত্যক চহকী কৰিছে। ৰাভাসকলৰ সমাজ জীৱনৰ সামগ্ৰীকতাক গেয় (Sung) আৰু কথ্য (Spoken) দুয়োটা ৰূপতে সংৰক্ষিত কৰি আহিছে এই লোক সাহিত্য সমূহে। ক'বলৈ গলে জন্মৰ পৰা মৃত্যুব্যাপি ৰাভাসকলৰ জীৱনৰ এনে এক ক্ষণ নাই য'ত তেওঁলোকৰ লোক সাহিত্যৰ স্পন্দন অনুভূত নহয়।

### ১.১ :- ৰাভা জনগোষ্ঠীৰ ভৌগলিক অৱস্থিতি :

মূলতঃ মঙ্গোলীয় গোষ্ঠীৰ ৰাভাসকল অসম, মেঘালয়, অৰণ্যাচল আৰু পশ্চিমবংগৰ কোচবিহাৰ, জলপাইগুৰি জিলাৰ বিভিন্ন ভৌগলিক পৰিবেশত বসবাস কৰি আছে। আনকি চুবুৰীয়া

১। বৰুৱা, ডঃ প্ৰহৃদ কুমাৰ (সম্পাদনা), অসমীয়া লোক সহিত্য, অসম সাহিত্য সভা, ২০০১ চন, (পৃষ্ঠা-১)।

ৰাষ্ট্ৰ বাংলাদেশতো কিছুসংখ্যক ৰাভা জনগোষ্ঠীৰ লোক আছে বুলি জানিব পৰা গৈছে। অৱশ্যে অসমতেই ৰাভাসকলৰ সংখ্যা সবাধিক। অসমৰো আকৌ দক্ষিণ কামৰূপ আৰু গোৱালপাৰা জিলাতেই ৰাভা সকলৰ জনসংখ্যা সৰহ যদিও অন্যান্য জিলাত বিশেষকৈ দৰং, বঙাইগাঁও, কোকৰাবাৰ, নলবাৰী, ধুবুৰী, নগাঁও, শোণিতপুৰ, তিনিচুকীয়া আদিতো এক বুজন সংখ্যক ৰাভা জনবসতি লক্ষ্য কৰা যায়।

উত্তৰ পূৰ ভাৰতৰ এক বৃহৎ জনগোষ্ঠী ৰাভাসকলৰ মাজত প্ৰাচীন কালৰে পৰাই কৰ্ম অনুযায়ী বিভিন্ন উপ-সম্প্ৰদায় বা খেলৰ উদ্ভূত হৈছিল বুলি জানিব পৰা যায়। এনে খেলৰ সংখ্যা ৰাজেন ৰাভাদেৱে “ৰাভা সাধু” গ্ৰন্থত ৯ টা (নটা) বুলি আৰু মনি ৰাভাদেৱে “ৰাভা সমাজৰ সামাজিক আইন আৰু দণ্ডবিধি” নামৰ গ্ৰন্থত সাতটা বুলি উল্লেখ কৰিছে যদিও বিভিন্ন উৎস আৰু অধ্যয়নৰ দ্বাৰা বৰ্তমান এনে উপ-সম্প্ৰদায় বা খেলৰ সংখ্যা ১০ টা বুলি জানিব পৰা গৈছে। এইকেইটা হ'ল - ৰংদানী, মাইতৰী/মায়তৰী, পাতি, দাহৰি, চুঙা, বিটলীয়া, কোচা, হানা, টোটলা আৰু মদাহী। অৱশ্যে ইয়াৰে মদাহী খেলৰ লোকসকলে বৰ্তমান নিজকে ৰাভা জনগোষ্ঠীৰ পৰা আঁতৰাই সুকীয়া জনগোষ্ঠী ৰূপে চিনাকি দিয়া পৰিলক্ষিত হৈছে।

উল্লেখযোগ্য যে ৰাভাসকলৰ এই ১০ টা খেলৰ ভিতৰত কেৱল গোৱালপাৰা জিলা আৰু মেঘালয়ৰ গাৰোপাহাৰ জিলাৰ ৰংদানি, মায়তৰী আৰু ধুবুৰী, কোকৰাবাৰ, কোচবিহাৰ-জলপাইগুৰি জিলাৰ কোচা সকলৰ মাজতহে ৰাভা ভাষাৰ (দোৱান) প্ৰচলন আছে। বাকী খেলৰ ৰাভাসকলো কাহানিবাই নিজস্ব ভাষা পাহৰি দৈনন্দিন বাক্ ব্যৱহাৰত ন-গোষ্ঠীয় উপভাষা ‘ৰাভামিজ’ (অসমীয়া ভাষাৰ থলুৱা ৰূপ) ব্যৱহাৰ কৰে।

জনসংখ্যাৰ দিশৰ পৰা লক্ষ্য কৰিলে দেখা যায় যে, ১৯৯১ চনৰ লোক গণনা অনুসৰি অসমত ৰাভাসকলৰ মুঠ জনসংখ্যা আছিল ২,৩৬,১৩১ জন। ২০০১ চনৰ লোক গণনাত পোৱা গৈছে মুঠ ২,৭৭,৫১৭ জন। লক্ষণীয়ভাৱে ইয়াৰে মাত্ৰ ১,৩০,৮৭৫ জন ৰাভা লোকেহে ৰাভা ভাষাটো (দোৱান) ব্যৱহাৰ কৰে। সেইদৰে ১৯৯১ চনৰ লোক গণনা অনুসৰি মেঘালয়ত ২০,৪৪৫ জন, পশ্চিমবংগত ৬,৩২৫ জন আৰু অৰুণাচলত ১৩৪ জন ৰাভাভাষীৰ সংখ্যা পোৱা গৈছে।

## দ্বিতীয় অধ্যায়

- ২.০ বহুরঙ্গী গীত আৰু ইয়াৰ ভাষা
- ২.১ বহুরঙ্গী গীতৰ সৃষ্টি আৰু বিকাশ
- ২.২ বহুরঙ্গী গীতত সমাজ জীৱনৰ প্রতিচ্ছবি
- ২.৩ বহুরঙ্গী গীতৰ সাম্প্রতিক ৰূপ

## দ্বিতীয় অধ্যায়

### ২.০ :- বহুরঙ্গী গীত আৰু ইয়াৰ ভাষা :

ৰাভা সকলৰ লোক সাহিত্যৰ ভঁৰাল চহকী কৰাত লোকগীতসমূহে এক উল্লেখনীয় ভূমিকা প্ৰহণ কৰিছে। স্বভাৱ কবি চহা ৰাভাসকলে জীৱনৰ বিভিন্ন সৰু বৰ ঘটনাক ছন্দময়তাৰে পুৰুষৰ পিছত পুৰুষ ধৰি সংৰক্ষিত কৰি আহিছে। জীৱনৰ সমগ্ৰতাক আৱৰি ৰখা ৰাভাসকলৰ এই ছন্দময় লোকগীত সমূহৰ বিশাল অৱয়বক ধৰ্মীয় বা পূজা-পাতলৰ গীত, বিবাহ গীত, শ্রাদ্ধৰ গীত, প্ৰণয়ৰ গীত, কাহিনী গীত, শ্ৰমৰ গীত, ধৈমেলীয়া গীত আদি কিছুমান শ্ৰেণীত বিভাজন কৰা হৈছে। বহুরঙ্গী গীতসমূহৰ বিষয়বস্তু অনুধাৱন কৰি ইয়াক ধৈমেলীয়া গীতৰ শাৰীত পেলাব পৰা যায় যদিও কিছুসংখ্যক প্ৰণয়মূলক গীতৰো প্ৰচলন দেখা যায়। অৱশ্যে এনে প্ৰণয়মূলক গীতসমূহ পিছৰ কালত বচিত হোৱা যেন অনুমান হয়। এইক্ষেত্ৰত ৰাজেন ৰাভাদেৱৰ বহুরঙ্গী গীত সম্পর্কে কোৱা এইষাৰ কথা প্ৰণিধানযোগ্য- “আজিকালি বিভিন্ন উপলক্ষ্যত ডেকা গাভৰৱেও এই গীত গায় যদিও এইবোৰ মূলতঃ ডেকা-গাভৰৰ প্ৰণয়মূলক গীত নাছিল। আগতে এইবোৰ গীত বৃঢ়া-বৃঢ়ী আৰু বয়সীয়া মতা-তিৰোতাইহে গাইছিল।”<sup>২</sup> আদিতে এইগীত ৰাভাসকলে গোছা পাতা, হাল উঠা, খাউৰী খোৱা, বিয়ে-বিয়নী ফুৰিবলৈ অহা ইত্যাদি বিভিন্ন সময়ত বা বিভিন্ন উৎসৱ পাৰ্বন্ত মদ ভাত খাই মিঠা ৰাগীত গাইছিল আৰু নাচিছিল। ৰাভাসকলৰ বিশেষকৈ পাতি আৱঃ দাঙৰি খেলৰ মাজত এই গীতবোৰৰ প্ৰচলন দেখা যায়।

যিয়েই নহওঁক লয়ু ৰস সমৃদ্ধ এই বহুরঙ্গী গীতবোৰ ৰাভাসকলৰ মাজত অতিকে জনপ্ৰিয়। কেৱল ৰাভাসকলৰ মাজতে নহয়, বৰ্তমান অন্যান্য সম্প্ৰদায় তথা সমগ্ৰ অসমীয়া জাতিৰ মাজতো এই গীত সমূহ সমাদৃত। বুৰঞ্জীবিদ বেনুধৰ শৰ্মাৰ ভাষাত- “গীতবিলাক ৰাভা সম্প্ৰদায়ৰ, ৰাভা সম্প্ৰদায়ৰ কিয়, গোটেই অসমীয়া জাতিৰেই আপুৰুগীয়া সম্পদ। সম্পদ বুলি লামলাটুকু সম্পদ নহয়- তেনেই নোপোৰা সোণ।”<sup>৩</sup>

ওপৰত উল্লেখ কৰা হৈছে যে ৰাভা সকলৰ কেবল ৰংদানী, মায়তৰী আৰু কোচাসকলৰ মাজতহে ৰাভা ভাষাৰ প্ৰচলন আছে আৰু বাকীসকলে ৰাভামিজ ব্যৱহাৰ কৰে। গতিকে ৰাভাসকলৰ

২ঃ ৰাভা ৰাজেন, ৰাভা লোকগীত, ৰাজেন ৰাভা স্মাৰক ন্যাস (দুধনৈ), ২০০১ চন।

৩। সৰকাৰ হৰিমোহন, বহুরঙ্গী গীতৰ আঁচলত বেনুধৰ শৰ্মাৰ অভিমত, ১৯৬৫ চন।

লোকগীত সমূহো কিছুসংখ্যক বাড়া ভাষাত আৰু কিছুসংখ্যক বাভামিজ ভাষাত ৰচিত। বিশেষকৈ গোৱালপাৰা জিলাৰ আৰু দক্ষিণ কামৰূপৰ নামনি অঞ্চলৰ বাভাসকলৰ মাজত প্ৰচলিত এই বহুৰঙ্গী গীতসমূহো অসমীয়া ভাষাৰ থলুৱা ৰূপ এই বাভামিজ ভাষাত ৰচিত।

সাধাৰণতে চাৰিশাৰী যুক্ত এই গীতবোৰ মিত্ৰাক্ষৰ ছন্দত ৰচিত। অৱশ্যে ইয়াত আখৰৰ সংখ্যাৰ কোনো নিৰ্দৰ্শণ নাই। কেৱল দ্বিতীয় শাৰীৰ শেষ আখৰ আৰু চতুর্থ শাৰীৰ শেষ আখৰৰ ধ্বনিৰ মিল থাকে। গীতবোৰত উপমা, পটন্তৰ আদিৰ সুন্দৰভাৱে ব্যৱহাৰ হোৱা দেখা যায়। চহা বাভাসকলে ক্ষুদ্ৰ পৰ্যবেক্ষন শক্তিৰে উপমা পটন্তৰবোৰ বুটলি আনে বাভাসকলৰ বাস্তৱ সমাজ আৰু প্ৰকৃতিৰ পৰাই। তলত উল্লেখ কৰা গীত দুটাই ইয়াৰ উৎকৃষ্ট উদাহৰণ-

১/ বাতাহতে নাচি থাকে

ভীম কলৰ পাত

তোক দেখা পালেহে মোৰ

দেহা পৰে শাত।

২/ মান্চেলেংকা উৰাং - ফাৰাং

মাছ ধৰিবা,

মোক চাবা বুধিতে

আমাৰ ঘৰত আহা।

## ২.১ বহুৰঙ্গী গীতৰ সৃষ্টি আৰু বিকাশ :-

কেৱল বাড়া সকলোৰে নহয়, অন্য জনগোষ্ঠীৰো অতি জনপ্ৰিয় এই বহুৰঙ্গী গীতবোৰৰ সৃষ্টিনো কেনেকৈ হ'ল তাৰ কোনো ঐতিহাসিক তথ্য পাবলৈ নাই। বিশেষকৈ পূৰ গোৱালপাৰা আৰু দক্ষিণ কামৰূপৰ নামনি অঞ্চলত প্ৰচলিত এই গীতৰ লগত জড়িত দুই এটা কাহিনী দোৰা যায় যদিও গোৱালপাৰা জিলাৰ বিভিন্ন অঞ্চল আৰু দক্ষিণ কামৰূপৰ বিভিন্ন অঞ্চলত ক্ষেত্ৰ অধ্যয়ন চলাই এই কাহিনীৰ লগত জড়িত কোনো ঐতিহাসিক তথ্য আহৰণ কৰিব পৰা নগ'ল। বহুৰঙ্গীৰ অনুৰূপ দক্ষিণ কামৰূপৰ বাভাসকলৰ মাজত ‘বগেজাৰী’ নামৰ একপ্ৰকাৰ নৃত্য-গীত প্ৰচলিত। বহুতেই ক'ব খোজে দক্ষিণ কামৰূপৰ উজনি অঞ্চলৰ এই বগেজাৰীয়েই গোৱালপাৰা জিলাৰ পূৰ আৰু দক্ষিণ কামৰূপৰেই নামনি অঞ্চলত প্ৰচলিত বহুৰঙ্গী। কিন্তু ভাৱ-ভাষা, ধ্বনি, উপমা, পটন্তৰ আদি সকলো দিশতে সামঞ্জস্য থকা ‘বহুৰঙ্গী’ আৰু ‘বগেজাৰী’ নামৰ ক্ষেত্ৰত কিয় ভিন্ন হ'ল এয়াও

আলোচনাৰ বিষয়। গতিকে আমাৰ এই অধ্যয়ণত উপৰোক্ত দিশবিলাকো আলোচনা কৰি বহুঙ্গী গীতৰ সৃষ্টি আৰু বিকাশ সম্পর্কে এক সিদ্ধান্ত দিবলৈ প্ৰয়াস কৰা হৈছে।

বহুঙ্গী গীতৰ কথা আলোচনালৈ আহিলেই চকুৰ আগত ভাঁহি উঠে দুগৰাকী বাংলালী তিৰোতাৰ চৰিত্ৰ। তেওঁলোক হ'ল- বায়েক ভনীয়েক বহুঙ্গী আৰু খপোৰাঙ্গী। তেওঁলোক হয় কাৰোবাৰ চোতালত মদ পানী খাই গীত গাই গাই নৃত্য কৰিছে নতুবা নিজৰ ঘৰতে দুৱাৰ জপাই লৈ মদ খাই নৃত্য-গীতত মতলীয়া হৈছে। এনেধৰণৰ চিত্ৰ প্ৰতিফলিত হৈছে এনেদৰে :-

(ব) বহুঙ্গী খপোৰাঙ্গী একে ঘৰতে

হায় হায় একেঘৰতে

দুৱাৰ ঝাপাই মদ খায়

মোকে দৰতে

হায় হায় মোকে দৰতে ।।

(চ) বহুঙ্গী বাই অ' খপোৰাঙ্গী বাই

মদ খাবা দাকাইছে

পাৰ্বতী আই, হায় হায়

পাৰ্বতী আই ।

বহুঙ্গী গীতৰ সৃষ্টিৰ লগত উপৰোক্ত দুটা চৰিত্ৰ অৰ্থাৎ বায়েক ভনীয়েক এই বহুঙ্গী আৰু খপোৰাঙ্গীৰ নিশ্চয় এক নিবিড় সম্পর্ক আছে। আন কথাত তেওঁলোকেই এই বহুঙ্গী গীতৰ স্বষ্টা। কিন্তু কোন এই বহুঙ্গী আৰু খপোৰাঙ্গী? এই ক্ষেত্ৰত গোৱালপুৰা জিলাৰ বাতা সমাজত দুটা সুন্দৰ কাহিনী পোৱা যায়।

### প্ৰথম কাহিনী :

এবাৰ স্বৰ্গৰ বজা ইন্দ্ৰই স্বৰ্গৰ নৃত্য গীতৰ পৰশ মৰ্তত বিলাবলৈ হাবিলাস কৰি বহুঙ্গী আৰু খপোৰাঙ্গী নামৰ বায়েক-ভনীয়েকক (অপেশ্বৰী) মৰ্তলৈ পঠিয়াই দিলে। তেওঁলোকক সহিয়ত দিয়া হ'ল যাতে তেওঁলোক মূল কামৰ পৰা আঁতৰি নাযায় আৰু বিষয় বাসনাত লিখিয়া দিব। যাৰা সময়ত বহুঙ্গী-খপোৰাঙ্গী মৰ্তলৈ আহি পৰ্বতীয়া নিজৰাৰ পাৰত নৃত্য-গীত কৰি মাছ মাৰি থাকোতে চিকাৰ কৰিবলৈ যোৱা এগৰাকী বজাই প্ৰত্যক্ষ কৰে আৰু তেওঁলোকৰ ৰূপ গুণ, নৃত্যগীতত বিমোহিত

ৰাজ কাৰেঙ্গলৈ লৈ যায়। পিছত ৰজাই ৰাজসভা পাতি বহুৰাঙ্গী-খপোৰাঙ্গীক দুজন ৰাজকুমাৰলৈ সময়ত দিয়ে। বহুৰাঙ্গী হেনো বৰ কথকি আছিল আৰু খপোৰাঙ্গী কিছু লাজকুৰীয়া আছিল। সময়ত তওঁলোক দুয়োজনীয়ে ৰাজকুমাৰ দুজনৰ সহযোগত মৰ্তত নৃত্য-গীতৰ প্ৰচলন কৰিবলৈ লাগিল। কিন্তু পিছলৈ বহুৰাঙ্গী-খপোৰাঙ্গী দুয়ো গৰাকীয়ে মৰ্তৰ বিষয় বাসনাত ভোল ঘোৱাত স্বৰ্গৰ অধীশ্বৰে তওঁলোকক স্বৰ্গলৈ ঘূৰাই লৈ যায় আৰু তেওঁলোকে প্ৰচাৰ কৰি হৈ ঘোৱা নৃত্য-গীতেই পিছলৈ মৰ্তত অৰ্থাৎ ৰাভা সমাজত বহুৰাঙ্গী গীত-নৃত্য বৰপে পৰিচিত হ'ল।

### দ্বিতীয় কাহিনী :

বায়েক-ভনীয়েক বহুৰাঙ্গী আৰু খপোৰাঙ্গী সৰুতেই মাক-দেউতাকক হেৰৰায়। পিতৃ-মাতৃক হেৰৰাই নিঠৰৰা হোৱা বায়েক-ভনীয়েকে পেটৰ তাড়নাত ইঘৰে সিঘৰে ঘূৰি ফুৰোতে কোনোবাই তওঁলোকক গান গাবলৈ আৰু নাচিবলৈ কয়। সিহঁতেও কোনো দ্বিধা নোহোৱাকৈ চোতালত গীত গাই গাই ঘূৰি ঘূৰি নাচে। তাৰ মাজতে কাৰোবাৰ ঘৰত মদ এবাটি (লাওপানী) দিয়ে। তেতিয়া সিহঁতৰ নাচ-গান আৰু পার্গতি উঠে। এনেদৰে সিহঁত লাহে লাহে ডাঙৰ হয় আৰু সিহঁতৰ নাচ-গানো জনপ্ৰিয় হ'বলৈ ধৰে। লাহে লাহে সমজুৱা ভাৱে মদ ভাত খাওঁতেও ৰং-ধেমালিৰে সিহঁতে গারা গীতবোৰ বা আনেও তেনেধৰনৰ গীত ৰচনা কৰি নৃত্য-গীত কৰিবলৈ ধৰিলে। পিছলৈ এই গীত নৃত্যই বহুৰাঙ্গী নাম পালে।

উপৰোক্ত কাহিনী দুটাৰ প্ৰথমটো গোৱালপাৰা জিলাৰ বংজুলি অঞ্চলৰ পৰা আৰু দ্বিতীয়টো ছাটমাটিয়া বেল্লেংপাৰা অঞ্চলৰ পৰা সংগ্ৰহ কৰা হৈছে। ইয়াৰে প্ৰথমটোতকৈ দ্বিতীয় কাহিনী বিশ্বাসযোগ্যতা অধিক। কাৰণ প্ৰথমটো কাহিনীৰ বহুৰাঙ্গী-খপোৰাঙ্গী মৰ্তৰ তেজ মঙ্গহৰ মানৰী হয়, স্বৰ্গৰ অপেশ্বৰীহে। অনুমান কৰাত অসুবিধা নহয়- ৰাভা সমাজৰ (বিশেষকৈ পাতিৰাভা) আংবদন্তী চৰিত্ৰ বহুৰাঙ্গী-খপোৰাঙ্গীৰ প্ৰকৃত পৰিচয় উলিয়াব নোৱাৰি কোনো কল্পনাপ্ৰৱণ স্বভাৱ সাহিত্যিক এই কাহিনীৰ অস্তা।

আনহাতে দ্বিতীয়টো কাহিনীৰ বহুৰাঙ্গী-খপোৰাঙ্গী কোনো স্বৰ্গৰ অপেশ্বৰী নহয়, মৰ্তৰেই ৰাভা। ৰাভা সমাজত সচৰাচৰ দেখা পোৱা যেন এক জীৱন্ত চৰিত্ৰ। আজিও এনেধৰণৰ চৰিত্ৰ ৰাভা সমাজত অনেক পোৱা যায়। সেয়েহে এই কাহিনীটোৱে বিশ্বাসযোগ্যতা অধিক। অৰ্থাৎ বহুৰাঙ্গী যি বহুৰাঙ্গী-খপোৰাঙ্গী, সেয়া দ্বিতীয়টো কাহিনীৰ বহুৰাঙ্গী-খপোৰাঙ্গী যেনেই লাগে। কিন্তু প্ৰথমটো কাহিনীৰ দৰেই এই কাহিনীটোতো বহুৰাঙ্গী-খপোৰাঙ্গীৰ প্ৰকৃত পৰিচয় পোৱা নাযায়।

আনহাতে প্রয়াত হরিমোহন সরকারদেরে উল্লেখ করিছে এনেদৰে- “বহুরঙ্গী খপোৰাঙ্গী নামৰ দুজনী বাইভনী আছিল। তেওঁলোকৰ যৌৱন জোৱাৰে দুজনীকে অতিকৈ উৎফুল্ল আৰু আনন্দত মতলীয়া কৰি তুলিছে। এদিনাখন দুয়ো জাকৈ খালৈ লৈ মাছ মাৰিবলৈ যাওঁতে দেৱাদি ধৰ্ম নামৰ এজন ৰজাক লগ পায়। ৰজাই তেওঁলোকৰ ৰূপত মুঞ্চ হৈ দুয়োজনীকে বিয়া কৰাবলৈ বুলি ৰাজধানীলৈ লৈ আহে। কিন্তু দুয়োজনৰ লগত ৰাহি জোৱা নথকাত ৰজাই বিয়া কৰাব নোৱাৰে। নাৰদ মুনিৰ নিৰ্দেশ মতে বহুরঙ্গী-খপোৰাঙ্গী ৰাভা সমাজৰ ‘বায়খু’ বা ‘খোকচি’ পূজালৈ গৈ মদ খাই জীৱন যৌৱন কটাই দিবলৈ ধৰিলৈ।”<sup>8</sup>

বহুতেই কৈছে ‘বহুরঙ্গী’ আৰু দক্ষিণ কামৰূপৰ বিশেষকৈ বকোৰ পৰা ৰাণীলৈকে প্ৰচলিত ‘বগেজাৰী’ মূলতে একেই। এই কথা ইতিমধ্যে ওপৰত উল্লেখ কৰা হৈছে। সঁচা কথা, আচলতে নাচোনৰ ভংগী আৰু ভাষাৰ সামান্য তাৰতম্যৰ বাহিৰে এই গীত নৃত্য দুবিধত কতোৱেই পাৰ্থক্য নাই। এই তাৰতম্যও পৰিলক্ষিত হয় উপভাষিক কাৰণতহে। এই ক্ষেত্ৰত ডঃ উপেন ৰাভা হাকাচামে কৈছে- “বহুরঙ্গী” আৰু “খোপোৰাঙ্গী” এই দুজনী ৰাংঢালী আবিয়ে তিৰোতাৰ নামত চলা গোৱালপাৰাৰ ৰংজুলি অঞ্চলৰ সাউৰি খোৱা, বিয়া সবাহ আৰু মাঘৰ বা বহাগৰ দোমাহীত গোৱা বিশেষকৈ মদৰ মেলত গোৱা ৰং ৰহইচৰ গীতেই ‘বহুরঙ্গী’ বা ‘বহুরঙ্গী’ গীত হিচাবে জনাজাত। আনহাতে এই গীতটো দক্ষিণ কামৰূপৰ বকো অঞ্চলত (বগে ৰজাৰ ৰাজ্য) বগেজাৰী হিচাবে জনাজাত। বগে ঐ জাৰী বাক্যাংশৰ পৰাই হওঁক বা বগেজাৰী নামৰ বগে ৰজাৰ ৰাংঢালী মাদৈৰ নামৰ পৰাই হওঁক গীতটোৰ ভাৱ ভাষা, উপস্থাপন শৈলী বহুরঙ্গীৰ সৈতে একোতেই ভিন্নতা নাই। অৱশ্যে সুৰ লয় আৰু নাচোনৰ ছেও বা অংগী বংগীত কিছু স্বকীয়তা দুয়োটাতে বিদ্যমান।<sup>৫</sup> ৰাভা লোক সাহিত্য তথা লোকগীতত বিশেষ বুৎপত্তি থকা শ্ৰী বীৰেণ বাভাই কৈছে- “বহুরঙ্গী গীত পাতি ৰাভা সকলৰ মাজত প্ৰচলিত এবিধ লোকগীত। এই গীতক আকো দক্ষিণ কামৰূপৰ উজনি অঞ্চলত (বকোৰ পৰা ৰাণীলৈকে) বগেজাৰী বুলি কয়।”<sup>৬</sup> কিন্তু একেই গুণবিশিষ্ট ‘বহুরঙ্গী’ আৰু বগেজাৰী গীত নৃত্যৰ নাম দুটা কিয় বেলেগ বেলেগ হ'ল সেই সম্পর্কে ওপৰোক্ত দুগৰাকী বিশিষ্ট গৱেষক পত্রিতে একো মন্তব্য কৰা নাই।

ডঃ হাকাচামে আকো ৰাভাসকলৰ বাতাবনেৰে তৈয়াৰী এবিধ লোকবাদ্য ‘বুবুৰেঙা’ৰ পৰা বহুরঙ্গী নামটো অথবা বায়খো-খোকচী দেৱীৰ বৰলৰু দুগৰাকী কল্যা হিচাপেও ‘বহুরঙ্গী’বায়খোৰঙী’

৪। সৰকাৰ হৰিমোহন, বহুরঙ্গী গীতৰ আঁচলত, ১৯৬৫ চন।

৫। ৰাভা, বীৰেণ, বহুরঙ্গী গীতঃ ৰাভা জনজীৱনৰ প্ৰতিচ্ছৰি প্ৰস্তুৰ ডঃ হাকাচামেৰ বাটচৰাত (পঃ ৫)।

৬। ৰাভা, বীৰেণ, বহুরঙ্গী গীতঃ ৰাভা জনজীৱনৰ প্ৰতিচ্ছৰি প্ৰস্তুৰ মোৰ এষাৰ (পঃ ৬)।

আৰু খোপাৰাঞ্জীখোকচৰাঞ্জী’নাম দুটা আহিব পাৰে বুলি মত পোষণ কৰিছে। ভাষাতাত্ত্বিক দৃষ্টিকোনৰ পৰা তেখেতৰ এই মন্তব্য সমৰ্থন কৰিব পাৰি যদিও ইয়াৰ গ্ৰহণযোগ্যতা সম্পৰ্কে সন্দেহৰ অৱকাশ নিশ্চয় আছে।

বগেজাৰী হ'ল এটা ঐতিহাসিক চৰিত্ৰ। এই বগেজাৰীয়েই ‘বগেজাৰী’ গীতৰ স্বষ্টা। ১৬শ শতিকাৰ আদিভাগৰ বনগাঁও বকো অঞ্চলৰ বগে নামে এখন ৰাজ্যৰ ৰাংচালী জিয়াৰী আছিল এই বগেজাৰী। তেওঁ আছিল অনাখৰী স্বভাৱৰ শিঙ্গী। কোনো কোনোৰ মতে বগেজাৰীৰ দুগৰাকী ভণীয়েকৰ নাম আছিল বহুৰাঞ্জী আৰু খপোৰাঞ্জী। তেওঁলোকো স্বভাৱশিঙ্গী। যদি সেয়াই হয় বৈবাহিক সূত্ৰে হওঁক বা আন কিবা প্ৰকাৰে হওঁক পূৰ গোৱালপাৰালৈ আহি তেওঁলোকেও বগেজাৰী গীত-মাত বিলাক জনপ্ৰিয় কৰি তুলিলে নেকি যাৰ বাবে এই অঞ্চলত ইয়াৰ নাম বহুৰাঞ্জী হ'ল।

প্ৰয়াত হৰিমোহন সৰকাৰদেৱে পোন প্ৰথমে লিখিত আকাৰত বহুৰাঞ্জী গীত প্ৰকাশ কৰে ‘বহুৰাঞ্জী গীতৰ আচলত’ নামৰ পুথিখনৰ মাজেৰে। এই পুথিখনত তেওঁ দক্ষিণ গোৱালপাৰাৰ ‘নাগা ওস্তাদ’ৰ প্ৰসংগ উপস্থাপন কৰে। এই নাগা ৰাভা হেনো বকো অঞ্চলত কিছু বছৰ কাম কৰা মানুহ হিচাপে আছিল/তেওঁ আছিল স্বভাৱশিঙ্গী। বহুৰাঞ্জী গীতৰ বিশিষ্ট গৱেষক শ্ৰীযুত বীৰেণ ৰাভাই উল্লেখ কৰিছে এই নাগা হেনো দক্ষিণ কামৰূপত বহুৰাঞ্জী নামটোৰ প্ৰচলন কৰে। কিন্তু নাগা ওস্তাদে কিছৰ ভিত্তিত এই নামৰ প্ৰচলন কৰিছিল তাৰ কোনো উল্লেখ নাই।

নাগা ওস্তাদ বা নাগা ৰাভাৰ পৰিচয় সম্পর্কে কোনো নিশ্চিত তথ্য পাবলৈ নাই। কিন্তু এই নাগা ওস্তাদ যে নৃত্য-গীতত পাৰদৰ্শী আছিল সেই কথা ‘ওস্তাদ’ উপাধিটোৱ পৰাই অনুমান কৰিব পাৰি আৰু তেৱেই যে বহুৰাঞ্জী গীত-নৃত্যক জনপ্ৰিয় কৰি তুলিছিল সেই কথা অনুমান কৰাত অসুবিধা নহয়। পৰৱৰ্তী কালত প্ৰয়াত হৰিমোহন সৰকাৰৰ বহুৰাঞ্জী গীতৰ আচলত পুথিখনত বহুৰাঞ্জী গীতৰ জনপ্ৰিয়তা আৰু বিকাশত অৰিহনা যোগায়। বৰ্তমানে ৰাভা সকলৰ বিভিন্ন উৎসৱ পাৰ্বনত এই গীত মাত পৰিবেশন কৰা পৰিলক্ষিত নহয় যদিও শৃঙ্খলিত ৰূপত বিভিন্ন মঞ্চত এই গীত নৃত্য প্ৰায়েই পৰিবেশিত হোৱা দেখা যায়।

যিয়েই নহওক, বহুৰাঞ্জী গীতৰ সৃষ্টিৰ উৎস বিচাৰি মনত বহু প্ৰশ্ন লৈ পূৰ-গোৱালপাৰা আৰু দক্ষিণ কামৰূপত অধ্যয়ন চলাইয়ো বহুৰাঞ্জী গীতৰ সৃষ্টি বা বহুৰাঞ্জী খপোৰাঞ্জীৰ প্ৰকৃত পৰিচয় সম্পর্কে কোনো নিশ্চিত তথ্য আহৰণ কৰিব পৰা নগল। এই ক্ষেত্ৰত ওপৰত উল্লেখ কৰা গৱেষক পঞ্জি সকলৰ দৰে কেবল মন্তব্য কৰিব পাৰি- আচলতে বগেজাৰী আৰু

বহুঙ্গীর মাজত কোনো ভিন্নতা নাই। নাচোনৰ চেও বা তাল আৰু ভাষাৰ ক্ষেত্ৰত যি সামান্য তাৰতম্য আছে সেয়া আঞ্চলিক তাৰতম্য। আন কথাত দক্ষিণ কামৰূপৰ উজনি অঞ্চলৰ বগেজাৰীয়েই আচলতে পূৰ গোৱালপাৰা আৰু দক্ষিণ কামৰূপৰ নামনি অঞ্চলৰ বহুঙ্গী।

## ২.২ বহুঙ্গী গীতত সমাজ জীৱনৰ প্রতিচ্ছবি :

সাধাৰণতে লোকগীত সমূহ গঢ় লৈ উঠি নিৰক্ষৰ চহা গাৰলীয়া সমাজক কেন্দ্ৰ কৰি। সমাজত ঘটি থকা বিভিন্ন ঘটনাৰে সুস্থ পৰ্যবেক্ষণেৰে বচক সকলে গীত সমূহ বচনা কৰে। গতিকে সকলোবোৰ লোকগীতত সেই সেই সমাজৰ অৰ্থনৈতিক, সাংস্কৃতিক, ৰাজনৈতিক ইত্যাদি বিভিন্ন দিশ সমূহ প্রতিফলিত হোৱা দেখা যায়।

বিশেষকৈ পাতি ৰাভা সকলৰ মাজত প্ৰচলিত বহুঙ্গী গীতসমূহতো ৰাভা জনজীৱনৰ বিভিন্ন সময়ৰ বিভিন্ন দিশ প্রতিফলিত হোৱা দেখা যায়।

বিভিন্ন উৎসৱ পাৰ্বন্ত মদ-ভাত খাই গোৱা এই গীতসমূহ মূলত ধেমেলীয়া শ্ৰেণীৰ গীত হিচাবেই পৰিচিত যদিও ইয়াৰ মাজেৰে ৰাভা সকলৰ সুখ-দুখ, হাঁহি-অশ্রু, প্ৰেম-প্ৰীতি, কৃষিকৰ্ম ইত্যাদি দৈন্যন্দিন জীৱনৰ সকলোবোৰ দিশ সুন্দৰভাৱে পৰিষ্কৃত হোৱা দেখা যায়। তলত এই দিশ সমূহ বিস্তৃতভাৱে আলোচনা কৰিবলৈ প্ৰয়াস কৰা হ'ল-

সাধাৰণতে বহুঙ্গী গীত-নৃত্যৰ আৰম্ভণিত নাচ-গানৰ কিবা ত্ৰুটি বৈ গ'লেও যাতে  
সমজুৱাসকলে বেয়া নাপায় বা ক্ষমা কৰি দিয়ে সেই উদ্দেশ্যে গায়-

চৰস্বতী (সৰস্বতী) মোহিনী গীতৰ চাহিনী

কায়ো বাজায় ঢাক-ঢোল

কায়ো বাজায় বাঁহী।

কায়ো বাজায় গবেনা থৰকা

কায়ো কাঁহৰ বাতি

দেও মোহন মুহিবা

ফুৰেৰজান-ভাটি।

হাতত লৈচুং গবেনা

মাথাত খোপাৰ ফুল

নাচ-গান বেয়া হ'লৈ

নধৰিবি ভূল।

অৱশ্যে এয়া বহুঙ্গী গীতে এটা শৃংখলিত ৰূপ পোৱাৰ পিছত বিহুগীতৰ “পথমে প্ৰণামো  
আই সৰস্বতী দ্বিতীয় প্ৰমামো হৰি.....” ৰ আৰ্হিত ৰচিত হোৱা যেন অনুমান হয়। কিন্তু ইয়াৰো  
আগৰ কালত (?) সমজুৱাক উদ্দেশ্য ক্ষমা প্ৰার্থনাৰে কোনো টৰেং পাগিলী নামৰ এগৰাকী ৰাঁঢালী  
তিৰোতাই এনেদৰে গাইছিল-

অ' বাবা ৰাইজ গিলান

নাপাৰিবি গালি

নাচিবাকে উঠিলুঁ

টৰেং পাগিলী (পাগলী)।

বহুৰাঙ্গী খপোৰাঙ্গীৰ দৰেই যেন ‘টৰেং পাগিলী’ৰাভা সমাজৰ এক জীৱন্ত চৰিত্ৰ। যিকোনো  
উৎসৱ পাৰ্বন্ত সমজুৱাৰ সতে মদ-পানী খাই মিঠা বাগীত নাচো-নাচোকৈ থকা এগৰাকী ৰাঁঢালী  
তিৰোতাৰ প্ৰতিনিধি।

ৰাভাসকল যে সামাজিকভাৱে দায়বদ্ধ জাতি ওপৰোক্ত গীতৰ কলিৰ পৰাই বুজিব পাৰি।  
সমাজৰ প্ৰতি শ্ৰদ্ধা, ভয়-ভাৱ আছে বাবেই গীত পৰিবেশন কৰোতে হ'ব পৰা ভুলৰ বাবে আগতীয়াকে  
ক্ষমা প্ৰার্থনা কৰিছে।

ৰাভাসকল সাধাৰণতে কৃষিজীৱি। কৃষিৰ লগত জড়িত বিভিন্ন উৎসৱ পাৰ্বন্ত মদ ব্যৱহাৰ  
হ'বই। অন্যান্য পূজা-পাৰ্বন, উৎসৱ পাৰ্বনতো মদ যেন এক অপৰিহাৰ্য পানীয়। মদ-পানী খাই  
আনন্দত মতলীয়া হৈ নৃত্য-গীত কৰি দেহৰ ভাগৰ, মনৰ দুখ সকলো পাহৰি যায়। বহুৰাঙ্গী গীতত  
ইয়াৰ প্ৰতিফলন ঘটিছে এনেদৰে-

(১) ঢাক বাজোৱা ঢাকুৱা

ঢাকৰ ৰস নাই

কি বাজানি দিয়া তুই

আমাক ভূলাবি কায়

(২) ক'ত যাওৱা দহো তুই

গলত ৰাঙা ফালি

লাঙামাৰাৰ মদ খাই

নাচং হালি-জালি।

(৩) অ' দহো দহো  
অ' দহো দহো  
তাপিলাতে লাঠিয়া পালুং  
বেয়া পালি হ'ব।

(৪) খালুং দে বিয়ানী  
গৰা মদকে  
তিনদিনীয়া গৰা মদে  
গলাই নিভিজে।

(৫) ছিল (শিল) টেকং টেকং বে ভাই  
ছিল টেকং টেকং  
দুৱাৰখানি হেককং  
মদেৰ জোঙা দেখং

কিন্তু এইদৰে মদপানী খাই ৰং তামাছা কৰি থাকিলোও যেন ঘৰত খঙাল গিৰীয়েক বা  
শাহৰেক থকা তিৰোতাই পাহৰি নায়ায় ঘৰখনৰ কথা। সোনকালে ঘৰ গৈ নাপালে যে তেনে খঙাল  
গিৰীয়েকৰ মাৰ বা শাহৰ গালি খাব লাগিব। সেয়ে তেওঁলোকে গায়-

✓ (১) মদ খাং লাগি ভাগি  
বেলা বহিল চাকত  
ভাল ভাতাৰে গালি দিব  
যাই পালে ঘৰত।

✓ (২) তুলতুলি বাই অ'  
খাং লাগি ভাগি  
ঘৰ লাগি যাই পালে  
খাবি চাহৰ (শাহৰ) গালি।

বহুঙ্গী গীতত বিধৰা নাৰীৰ মনৰ বেদনাও পৰিস্ফুট হৈছে এনেদৰে-

✓ (১) মোৰ ভাতাৰ গিছিল

লংকাৰ বানিজ্যত

নাও ডুবি মৰি গেল

মাজ সাগৰত।

✓ (২) অ' দেহা দেহা

দেহা নুজুৰায়,

বুকৰ ভাতাৰ নাই

মন জুৰাব কায়।

(৩) ঘৰৰ ৰূপা ওলাই গেল

ছিৰিল কুটিৰ কানি

দুখৰ বেলাৰ কাথা কলে

ওলায় চকুৰ পানী।

ৰাভা সমাজত যে বিধৰা বিবাহৰ প্ৰচলন তাহানিৰ পৰাই আছিল সেই কথাও বহুঙ্গী গীতত  
প্ৰফিলিত হৈছে। কাৰণ প্ৰথমজন গিৰীয়েকৰ লগত পিছৰ গিৰীয়েকৰ তুলনা কৰি গোৱা গীত বহুঙ্গীত  
পোৱা যায় এনেদেৰে-

✓ (১) টুং কৰি আফিলালুং

পানী খাওৱা চুঙা,

ধুপুত ধুপুত মনত পৰে

আগৰ ভাতাৰ হেনা।

✓ (২) ভাগে ভাগে পূজা খায়

শিলবাৰীৰ গোহাই,

পেটৰ কাথা ভাঙি নকয়

আগৰ হেনা নহয়।

ৰাভাসকল সাধাৰণতে জংঘলৰ কাষত, পাহাৰৰ দাঁতি কাষৰীয়া ঠাইতহে বাস কৰিছিল।  
গতিকে তেনেকুৱা ঠাইৰ বনৰীয়া হিংস্র জীৱ-জন্মৰ লগত তেওঁলোকে সহাৰস্থান কৰি থাকিবলগীয়া:

হৈছিল। পরিবেশে মহিলাসকলকো সাহসী কৰি তুলিছিল। এনে চি৤্ৰ বহুৰঙ্গী গীতৰ মাজেৰে  
সুন্দৰভাৱে প্ৰতিফলিত হৈছে -

✓ (১) চাৰি অ' চাম্ফালি

হাতী উজাই যায়

কুবাবাকে খুজিলুং

চিপবাৰী নাই।

✓ (২) দাও লুলুং কুঠাৰ লুলুং

খৰি কাটিবা

জুই লৈ আহ বাই

ভালুক খেদাবা।

✓ (৩) অ' বাই হাবিলি

ভাল কৰি চাৰি

বাঘ ভালুক ওলালে

কুকুৰ ঝাপাই দিবি।

সমাজত কিছুমান মতা মানুহ থাকে যিয়ে কাম-বনৰ প্ৰতি অৱহেলা কৰি বহি বহি খাব  
খোজে। কৰবাৰ পৰা ঘূৰি ফুৰি অহাৰ পিছত ঘৈনীয়েকে ভাল কথা ক'লেও ডাং খাই উঠে। কেতিয়া বা  
ঘৈনীয়েকৰ পিঠিত ঔকিলো পৰে। বহুৰঙ্গী গীতত এনে চি৤্ৰ প্ৰকাশ পাইছে এনেদৰে-

(১) হান্দালাতে পৰি আছে

ছাওৱা হৰুৱা পেচা

কাম-বন কৰিবা নৰে

বহি খাবা খুজা

(২) গাঙৰ মানুহ হাল বায়

পূৱা দিপিৰা,

ঘুমতি মাৰি দিন কাটায়

পেটুৱা গাৰিয়া।

✓(৩) গধুলাতে বগুলা পথি  
জাক পাতি যায়,  
ভাল কাথা কবা গেলে  
চকু গংৰাই চায়।

(৪) নামাৰ দঙ্গা ভিটিলুং  
ওপৰ দঙ্গা শুকায়,  
পৰৰ লগত হাঁহা মাতা  
ঘৰত হ'লে উকায়।

✓(৫) ছট ছট (সৰু সৰু) পুথি মাছৰ  
ছট ছট ডিমা,  
লুৰুৰ কুবত ছামৰা ফাটে  
দুখৰ নাই চীমা (সীমা)।

সকলো মাক-দেউতাকৰ জী-জোৱাইৰ প্ৰতি আদৰ বেছি। কিন্তু কেতিয়াবা জী-জোৱাইৰ  
মাজত মনোমালিন্য ঘটে। জীয়েকৰ দুখৰ ভাগি হয় মাক-দেউতাক। তেতিয়া ঘৰখন যাতে ভাগি  
নাযায় তাৰবাবে জীয়েকক বুজনি দিয়ে এনেদৰে-

(১) ভাতাৰ বেয়া হ'লেও আই  
লোকে বেয়া পাব,  
আজি নালাগে কালি লাগি  
তোকে ভাল পাব।

(২) বুড়া বুলি নাবাছিবি আই  
লোকে বেয়া ক'ব,  
আধা এৰি আধা খালে  
তোৰে ভাগত হ'ব।

(৩) বুড়া বুলি নাবাছিবি আই  
বাইজে বেয়া পাব,  
হারা মুৰা বহিলে  
তোৰে ভাগত হ'ব।

ৰাভা সমাজত কোনো তিৰোতাই নিজ গিৰীয়েকক বা শহৰক অমান্য কৰি বা অৱহেলা কৰি  
চলিলে ভাল চকুৰে চোৱা নহয়। এনে তিৰোতাৰ প্ৰতি সমালোচনা কৰি বহুৰঙ্গী গীতত গোৱা হয়  
এনেদৰে-

✓(১) ছাওৱা কৰে খাং খাং  
মচং (মাংস) দেখা পাই।  
চুহৰে (শহৰ) খুজে চৰে ঠঁঁ  
বোহাৰী ফেলাল খাই।

✓(২) পায় পুৰুক্কী পৰক পৰক  
গাছৰ গুটি খায়,  
ভাতাৰকে ঘৰত ঈথে  
সভা চাবা যায়।

✓(৩) অ' কাকা হাঙোৰু  
গলত পিন্দে দারু  
ভাগৰকে বন্দক (বন্দক) ঈথে  
ঠেঙ্গত পিঙ্গে খাৰু।

আনহাতে কোনো তিৰোতাই যদি নিজ গিৰীয়েকক এৰি আনৰ লগত বিয়া হয় তেতিয়া  
গোৱা হয় এনেদৰে-

✓ একে পৰ বাহৰে  
পাকাং চালাঙ্গী,  
ভাতাৰ এৰি ভাতাৰ বহে  
ভাতাৰ ফালাঙ্গী

কোনো এলেছুরা তিৰোতাৰ প্রতিও তিৰ্যক দৃষ্টিবে গোৱা হয় এনেদৰে-

✓(১) ইকিবাৰে বেৰাদি

বেলা দেখা পায়

ৰাঙ্গা বেলা ওলালেহে

যতৰ লাৰি চায়।

✓(১) ছাওৱা কান্দে তোহা তোহা

আলিৰ ওপৰত,

হ'ক নহক ভূই কৰে

বেলা দুপৰত।

লচপচীয়া, ধুনপেচ মাৰি ফুৰা ছোৱালী বা বোৱাৰীক ৰাভা সমাজত ভাল চকুৰে ছোৱা নহয়।

তেনে ছোৱালী বা বোৱাৰীক ইতিকিং কৰি বহুষঙ্গীত গোৱা হয়-

✓(১) বৰ লোকৰ বিটিটা

চিকুন তামিলি

কান্ত চোনাদলেং দলেং

খোপা ডাঙিৰী।

✓(২) কাঠি কোনাৰ খুচলি বেং (চুকভেকুলী)

তৰৎ তৰৎ কৰে,

মাথাত হ'লে চুলি নাইকা

খোপা দাঙাৰ কৰে।

✓(৩) বেং কান্দে তৰৎ

চাপাৰা মাটিৰ তলত,

চিকুন আপীৰ ছাওৱা কান্দে

চিৰা কেথাৰ তলত।

(৮) ডাঙোৰ নদীত দেখা পালং

উজাই যায় শুহ

আগত আছিলি চিকুনটেমী

এলা কাপুৰত গুহ।

মাছ মৰা সংস্কৃতিটো ৰাভা সমাজত তাহানিৰ পৰাই আছিল। মাছ মৰাৰ বাহিৰেও তাহানি  
কালত ঘন -জংঘল পাহাৰ আদিত গাহৰি পহু আদিও ৰাজহৰাভাৰে চিকাৰ কৰিছিল। এনে প্রতিচ্ছবিৱে  
বহুৰঙ্গী গীতত এনেদৰে আছে। যেনে -

(১) অ' বইনী আছিলি বা ক'ত

বইনী নাছিলি বা ক'ত,

দুই বইনী মাছ মাৰং

মুকাল পাথাৰত।

(২) বাদিকটিকা চিলুক চিলুক

হিন্দল গাছৰ ডালত

দুই বইনী মাছ মাৰং

মুকাল পাথাৰত।

(৩) পাহাৰতে ছলু কান্দে

ছিল থাক থাক,

বাৰা (গাহৰি) খেদাৰা যাংতে

তুলং কচু শাক।

তাঁতশাল আৰু ৰাভা মহিলাসকলৰ মাজত এক এৰাবনোৱাৰা সম্পর্ক আছে। ৰাভাৰ  
পৰাই তাঁত বব জনাটো ৰাভা সমাজত বাধ্যবাধকতাৰ দৰে। আনকি তাঁত বব নজনা ছোৱালীক  
তাহানি বিবাহৰ অনুপযুক্তা বুলি বিবেচনা কৰা হৈছিল। তাঁতশালৰ লগত জড়িত এনে বহুতো দিশ  
বহুৰঙ্গী গীতত প্রতিফলিত হৈছে।

✓(১) বুবুরেঙ্গা ভিউ ভিউ

বাজাং তাঁতৰ শালত

তোৰে কাথা ভাৰি ভাৰি

দেহা শুকাং ৰ'দত।

✓(২) বেলা গেল ভাটিয়াই

ঘিলা খেলাতে

শালৰ সুঁতা চিঞ্চি গেল

নাচি ফুৰোতে।

✓(৩) দছি সৃতা জৰাই জৰাই

গামছা পিন্দাম তোক

কালা পাঠা মানাই হৈছুং

এৰি নাযাবি মোক।

দছি সৃতা মানে হ'ল পেলনীয়া সৃতা। ৰাভা সমাজত ইমান পাকৈতে শিপিনী আছে যে তেনে  
দছি সৃতা জোৰা লগাইয়ো কাপোৰ বৈ উলিয়াব পাৰে।

এনেদৰে বহুৰঙ্গী গীতৰ মাজেৰে ৰাভাসকলৰ গারলীয়া সমাজ জীৱনৰ বিভিন্ন সময়ৰ ভিন্ন  
পৰিবেশৰ প্রতিচ্ছবি সুন্দৰভাৱে প্রতিফলিত হোৱা দেখা যায়। বিশেষকৈ পাতিৰাভা সকলৰ সামাজিক  
বিধি ব্যৱস্থা, সামাজিক পৰিবেশ, জীৱন ধাৰণ, অৰ্থনৈতিক অৱস্থা ইত্যাদিৰ সুন্দৰ প্রতিফলন ঘটিছে।  
এই বহুৰঙ্গী গীতবোৰৰ মাজেদি।

## ২.৩ : বহুৰঙ্গী গীতৰ সাম্প্রতিক ৰূপ :

তাহানি কালৰ পৰাই প্ৰচলিত পাতিৰাভা সকলৰ এই বহুৰঙ্গী গীত-নৃত্যত বিভিন্ন সময়  
আঁচোৰো নপৰাকৈ থকা নাই। সময় বাগৰাব লগে লগে পাতিৰাভা সকলৰ বিভিন্ন উৎসৱৰ পাৰ্বনৰ  
পূৰ্বৰ মাদকতা হাস পোৱাৰ নিচিনাকৈ গীত মাতবোৰবো কিছু ক্ষেত্ৰত পৰিৱৰ্তন পৰিলক্ষিত হয়।  
উৎসৱৰ আয়োজন কৰা গৃহস্থৰ চোতালত বা সমজুৱাভাৱে উদ্যাপিত উৎসৱৰ বহুৰঙ্গী লাহে লাহে  
বিভিন্ন মঞ্চত ঠাই পাবলৈ ধৰিলে। লগে লগে এই গীত-নৃত্যও এটা শৃংখলিত ৰূপ পৰিগ্ৰহণ কৰিবলৈ।  
ধৰিলে।

যুগৰ পৰিৱৰ্তনৰ লগে লগে মানুহৰ জীৱন ধাৰণৰ পৰিৱৰ্তন হয়। তাৰ লগে লগে সামাজিক বিধি ব্যৱস্থা, পৰিবেশ, ভাষা ইত্যাদিৰো পৰিৱৰ্তন হয়। এনে পৰিৱৰ্তন নিজৰ ভাষা (দোৱান) পাহৰা বাভা জনগোষ্ঠীৰ বিভিন্ন ঠাল সমূহৰ মাজতো পৰিলক্ষিত হয়। ‘ৰাভামিজ’ বা ভঙা ভঙা অসমীয়া ভাষা ক্ৰমান্বয়ে শুন্দ (?) অসমীয়া ভাষাৰ অধিক কাষ চাপিবলৈ লয়।

ফলস্বৰূপে সমাজৰ বিভিন্ন দিশ প্রতিফলিত কৰা পাতিৰাভা সকলৰ বহুবৰ্ণী গীততো ইয়াৰ প্ৰভাৱ পৰা দেখা যায়। মানুহৰ মুখ বাগৰি অহা এই গীতবোৰে লিখা পঢ়া জনা মানুহৰ সংখ্যা বাঢ়ি অহাৰ লগে কিছু নতুন ৰূপত আত্মপ্ৰকাশ কৰি মঞ্চত পৰিবেশিত হ'বলৈ ধৰিলে। গীতৰ ভাষা অসমীয়াৰ অধিক ওচৰ চাপি আহিবলৈ ধৰিলে। কিছুলোকে পৰিবেশৰ লগত খাপ খুৱাই নিজাকৈ কিছু গীত বচনা কৰি পৰিবেশন কৰিবলৈ ধৰিলে। সাম্প্রতিক সময়ত প্ৰচলিত এনে কিছু গীত ইয়াত উল্লেখ কৰা হ'ল-

(১) প্ৰথমতে ৰাইজক প্ৰণাম জনাইছো

হায় হায় প্ৰণাম জনাইছো।

এইবাৰে বহুবৰ্ণী নতুন ওলাইছো

হায় হায় নতুন ওলাইছো।।

(২) সৌ নীলা আকাশতে বগিলা উৰে

আয়ো জাক পাতি উৰে

নাৰীৰ মন কুমলীয়া

তুলাৰ দৰে উৰে।।

(৩) জেতুকাৰে বুলিয়া

হিয়া হেঙুলীয়া,

সেউজীয়া সেউজীয়া

কিয়ে বিনন্দীয়া।।

(৪) কেৰ কেৰ কুৰ কুৰ

হাতত মোৰ যঁতৰ

ফুলাম পাজাৰ বনাই তৈছো

দিমেই এই বহুৰ।

(৫) নাকান্দ নাকান্দ কন্যা তহ

নাকান্দ দোভাগ বাতি,

এদিনেতো দিন নহয়

আহিব সুখৰ পাটী ॥

(৬) রূপাবে নালাগে কেৰু

সোনৰো নালাগে মোক

মুখৰ হে মানুহ দে

চিনি পালো তোক ॥

এই বহুঙ্গী গীতবোৰ স্মৃতিয়ে ঢুকি নোপোৱা দিনৰে পৰাই বচিত হৈ আহিছে। ওপৰোক্ত গীতকেইটাই প্ৰমাণ কৰে বৰ্তমানো ইয়াৰ সৃষ্টি প্ৰক্ৰিয়াৰ অন্ত পৰা নাই। ফলস্বৰূপে এই গীতৰ সংখ্যা দিনক দিনে বৃদ্ধি পাই আহিছে। ই এক শুভ লক্ষণ যদিও আধুনিকতাৰ পৰশ পৰা এই গীতবোৰে পূৰ্বৰ আবেদন স্নান কৰি পেলোৱা বুলি বহুতো চিন্তাশীল ব্যক্তিয়ে উদ্বেগ প্ৰকাশ কৰা দেখা যায়। বিশেষকৈ ভাষাৰ ক্ষেত্ৰত হোৱা পৰিৱৰ্তনে (অসমীয়া ভাষাৰ অধিক ওচৰ চপা) গীতবোৰৰ পূৰ্বৰ আবেদন স্নান কৰাৰ লগতে “ৰাভামিজ” ভাষাটোৰ অস্তিত্বও বিপদাপন্ন কৰিব বুলি তেওঁলোকে শংকা প্ৰকাশ কৰে। কিন্তু ডঃ হাকাচাম ছাৰে “ৰাভামিজ” বুলি অভিহিত কৰা এই ভাষা আচলতে কালক্ৰমত নিজস্ব ভাষা (দোৱান) পাহৰা ৰাভাসকলে ব্যৱহাৰ কৰা অসমীয়া ভাষাৰ এটা থলুৱা কৰপহে। তেওঁলোকৰ মাজত শিক্ষাৰ প্ৰসাৰৰ লগে লগে এই ভাষাও (ৰাভামিজ) পৰিবৰ্তিত হৈ আহিছে। বিশেষকৈ তেওঁলোকৰ গৰিষ্ঠসংখ্যকে শিক্ষাৰ মাধ্যম হিচাবে অসমীয়া ভাষাকেই গ্ৰহণ কৰাত ৰাভামিজ ক্ৰমান্বয়ে অসমীয়া ভাষাৰ অধিক ওচৰ চাপি আহিছে। আনকি জীৱন ধাৰণৰ প্ৰণালীও তেওঁলোকৰ আৰ্য সভ্যতা-সংস্কৃতিৰ লগত প্ৰায় একাকাৰ হৈ পৰিছে। সেয়েহে তেওঁলোকৰ গীত-মাতবোৰতো আৰ্য সংস্কৃতিৰ প্ৰভাৱ পৰিছে। গতিকে বহুঙ্গী গীতৰ ভাষাও ক্ৰমান্বয়ে অসমীয়া রূপ পৰিপ্ৰহ কৰাত অস্বাভাৱিকতা একো নাই যেন অনুভৱ হয়। কিন্তু সেয়ে হ'লেও আমি লক্ষ্য কৰিব লাগিব এই পৰিৱৰ্তনে যাতে বহুঙ্গীৰ নিচিনা এটা জনপ্ৰিয় নৃত্য-গীতৰ অস্তিত্ব বিপদাপন্ন নকৰে। নিৰক্ষৰ চহা ৰাভাসকলে ৰচনা কৰা পূৰ্বৰ গীতবোৰৰ আবেদন যাতে স্নান হৈ নাযায় তালৈ আমি চকু দিব লাগিব।

## তৃতীয় অধ্যায়

৩.০ উপসংহার

৩.১ সহায়ক গ্রন্থপঞ্জী

৩.২ বহুবঙ্গী গীতত ব্যৱহৃত বাদ্যযন্ত্রের ফটো

৩.৩ বহুবঙ্গী নৃত্যের ফটো

## তৃতীয় অধ্যায় :

### ৩-০ : উপসংহার :

আমাৰ এই ক্ষুদ্ৰ গবেষনা প্ৰকল্পৰ জৰিয়তে বহুৰঙ্গী গীতৰ সৃষ্টি আৰু বিকাশ, সমাজ জীৱনৰ প্ৰতিফলন, ইয়াৰ সাম্প্ৰতিক ৰূপ ইত্যাদি বিষয়সমূহৰ ওপৰত অধ্যয়ন চলাই এটা বিশ্লেষণ দাঙি ধৰিবলৈ প্ৰয়াস কৰা হৈছে। পাতিৰাভা সকলৰ অতি জনপ্ৰিয় এই বহুৰঙ্গী গীতে বৰ্তমান সীমাৰ পৰিধি অতিক্ৰম কৰি বৃহত্তৰ অসমীয়া সমাজৰ হৃদয় চুবলৈ সক্ষম হৈছে। বৃহত্তৰ অসমীয়া ভাষা-সাহিত্য-সংস্কৃতিৰ সৈতে জনজাতিসকলৰ পাৰম্পৰিক সহযোগিতাৰ ফলত গঢ় লৈ উঠা পাৰম্পৰিক সৌহার্দই হ'ল বিশাল অসমীয়া ভাষা-সাহিত্য-সংস্কৃতিৰ বিশেষত্ব। বাভা সকলৰ বহুৰঙ্গী গীত ইয়াৰ এক উৎকৃষ্ট নিৰ্দৰ্শন। সমাজ জীৱনৰ বিভিন্ন দিশক লঘু বসেৰে উপস্থাপন কৰা এই বহুৰঙ্গী গীতবোৰ সঁচাকৈয়ে অসমীয়া লোক-সাহিত্যৰ ভঁড়াললৈ এক অনবদ্য সংযোজন।


সম্প্ৰতি এই বহুৰঙ্গী গীত-নৃত্য কিছুমান শিল্পীয়ে আধুনিকতাৰ নামত বিকৃত ৰূপত পৰিবেশন কৰা বুলি অভিযোগ শুনা যায়।

আমি মনত ৰখা উচিত যে আধুনিকতা মানে অপ-সংস্কৃতি অথবা বিকৃত কৰণ নহয়। আমি বিকৃত কৰণত বাধা দিবই লাগিব। এইক্ষেত্ৰত আমি অসমীয়া লোক-সাহিত্যৰ অমূল্য সম্পদ এই বহুৰঙ্গী গীতবোৰৰ সঠিক ৰূপকৃত সংগ্ৰহ আৰু উপযুক্ত সংৰক্ষণৰ ব্যৱস্থা কৰি সময়োচিত সাৱধানতা অৱলম্বন কৰা উচিত।


### ৩.১ : সহায়ক প্রস্তুতি :

- ১। ৰাভা, বীৰেণ, বহুষঙ্গী গীত : ৰাভা জন-জীৱনৰ প্রতিচ্ছবি, ৰাভা প্ৰকাশন (শিংৰা),  
প্ৰথম প্ৰকাশ, মাৰ্চ - ২০০১ চন।
- ২। ৰাভা, ৰাজেন, ৰাভা লোকগীত, ৰাজেন ৰাভা স্মাৰক ন্যাস (দুধনে), প্ৰথম প্ৰকাশ - ২০০১ চন।
- ৩। সৰকাৰ, হৰিমোহন, বহুষঙ্গী গীতৰ আঁচলত, বীণাপানী ৰাভা (বনগাঁও, টিপলাই),  
প্ৰথম প্ৰকাশ ১৯৬৫ চন।
- ৪। সৰকাৰ, হৰিমোহন, ৰাভা সমাজ আৰু সংস্কৃতিৰ আভাস, বীণাপানী ৰাভা (বনগাঁও, টিপলাই),  
প্ৰথম প্ৰকাশ - ১৯৮৯ চন।
- ৫। ৰাভা, মণি, ৰাভা সংস্কৃতিৰ ধাৰা, বাঠো লাইত্ৰেৰী (দুধনে), প্ৰথম প্ৰকাশ - ১৯৭৫ চন।
- ৬। ৰাভা, শোভাৰাম (সম্পাদনা), ৰাভা অধ্যয়ন (১ম খণ্ড), ৰাভা অধ্যয়ন চক্ৰ (দুধনে)  
প্ৰথম প্ৰকাশ - ১৯৯১ চন।
- ৭। হাকাচাম, ডঃ উপেন ৰাভা, ৰাভা লোক সাহিত্য : ঐতিহ্য পৰম্পৰা আৰু প্ৰণালীবদ্ধকৰণ,  
জ্যোতি প্ৰকাশণ (পানবজাৰ), প্ৰথম প্ৰকাশ - ২০১২ চন।
- ৮। ৰাভা, ডঃ মলিনা দেৱী, অসমীয়া আৰু ৰাভা সমাজ-সংস্কৃতিৰ স্বৰূপ, এম, এফ, এল পারিকেশ্বন  
(ধূপধৰা), প্ৰথম প্ৰকাশ - ১৯৯৯ চন।


## বহুরঙ্গী নৃত্যত ব্যবহৃত বাদ্যযন্ত্র




বাঁহী




বাদুংদুঞ্জা



থরকা (টোকা)



ঢাক



দাইদি (টেংটক)

## বঙ্গৰঙ্গী নৃত্যৰ ফটো



ছোটমাটিয়া গাঁওঁৰ বাভা  
মহিলাই পরিবেশন কৰা  
বঙ্গৰঙ্গী নৃত্যৰ এটি দৃশ্য



বনগাঁওঁৰ বাভা মহিলাসকলে  
পরিবেশন কৰা বঙ্গৰঙ্গী নৃত্য



ৰংজুলি অঞ্চলৰ বাভা মহিলাই পরিবেশন কৰা বঙ্গৰঙ্গী নৃত্য